

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ 'সম্প্ৰসাৰণ কাৰ্য্যক্ৰম কোষ'
(EXTENSION ACTIVITIES CELL) ৰ
সম্প্ৰসাৰণ কাৰ্য্যক্ৰম সপ্তাহ (EXTENSION ACTIVITIES WEEK)

‘সামাজিক সজাগতা কাৰ্য্যসূচী’

১—৬ মাৰ্চ, ২০২১

ড্ৰাগছ, মদ, ভাং, গুটখা, ধূপাত আদিৰপৰা সাৰধান হওঁ আহক


ড্ৰাগছ আৰু মৃত্যু দুয়ো পৰম বন্ধু।
ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওঁ আহক।
ড্ৰাগছ এৰক, জীৱনক আদৰক।
ড্ৰাগছ নাখাব; গ্ৰন্থ অধ্যয়ন কৰক।
সন্তানৰ চলন-ফুৰণ, গতি-বিধিত তীক্ষ্ণ নজৰ ৰাখক।

গুটখাক গ্ৰহণ কৰা মানেই মৃত্যুক আমন্ত্ৰণ।
গুটখাই কেন্সাৰ মাতে।
গুটখাই আপোনাৰ জীৱনৰ আয়ুস কমাই আনে।
গুটখাই আপোনাক নিঃশেষ কৰাৰ আগতে গুটখাক এৰক।
স্মৃতিশক্তি কমাৰ অন্যতম কাৰণ গুটখা।
পেটৰ বিভিন্ন ৰোগৰ কাৰণ গুটখা।




DON'T LET TOBACCO DESTROY YOU, LET DESTROY TOBACCO.
KEEP THE KEY OF LIFE IN YOUR HANDS, DON'T GIVE IT TO TOBACCO.
YOUR LIFE IS IN YOUR HANDS, BUT SMOKER'S LIFE IN TOBACCO HAND.

মদে আপোনাৰ সুখৰ পৰিয়াল ধ্বংস কৰে।
আপুনি মদ খাই অশান্তি নকৰিব; সন্তানৰ ভৱিষ্যৎ বচাওক।
মদ এৰক, পৰিয়াললৈ হাঁহি ঘূৰাই আনক।
পিতৃ-মাতৃসকল সচেতন হওক, মদেই পাৰিবাৰিক কন্দলৰ মূল।
মদে সামাজিক সুস্থিৰতা নাশ কৰে।



ভাং খাই এলাহক নামাতিব।
ভাং খাই জীৱন শেষ নকৰিব।
ভাঙক আপুনি খাব নোৱাৰে; ভাঙে আপোনাক তিলতিলকৈ খাব।

অত্যাধিক ম'বাইল আৰু ইণ্টাৰনেটৰ ব্যৱহাৰে সন্তানক বিপথগামী কৰে।
ম'বাইল ফোন ভাল; কিন্তু ই কাল।
সন্তানে ম'বাইল ফোন ব্যৱহাৰ কৰোঁতে নিৰীক্ষণ কৰি থাকক।



(চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ 'সম্প্ৰসাৰণ কাৰ্য্যক্ৰম কোষ'ৰদ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত)